


সন্ধান আৰু উদ্বাৰ কাৰ্য্যৰ হাতপুঁথি



অসম চৰকাৰৰ দুর্ঘোগ শংকা
নিয়ন্ত্ৰণ কোষ (ৰাজহ বিভাগ) ৰ
দ্বাৰা প্ৰচাৰিত।

প্রথম অধ্যায়

সন্ধান আৰু উদ্বাৰ (SEARCH AND RESCUE) :

সন্ধান আৰু উদ্বাৰকাৰ্য হ'ল বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ
দ্বাৰা গঠিত দল বা গোটৰ কাৰিকৰী কাম। প্ৰশিক্ষণপ্ৰাপ্তসকলে জীৱনৰ
প্ৰতি ভাৰুকি থকা প্ৰতিকুল পৰিস্থিতিতো উদ্বাৰকাৰ্য চলায়; আহত বা
আঘাতপ্ৰাপ্ত সকলক শুশ্রবা কৰে। জনসাধাৰণৰ পূৰ্ণ সহায়-
সহযোগিতাত সন্মান আৰু উদ্বাৰকাৰ্য চলোৱা হয়। সন্ধান আৰু
উদ্বাৰকাৰ্য হ'ল দলবদ্ধভাৱে কৰা কাম আৰু ইয়াক দুই ধৰণেৰে চলোৱা
হয় :-

- ১) স্থানীয় উদ্বাৰ কাৰীৰ জৰিয়তে (Community Local Rescuers) : ঘূৰ্ণীবতাহ, বানপানী, ভূমিকম্প, অগ্ৰিকাণ্ড আদিৰ
দৰে যিকোনো প্ৰাকৃতিক দুর্ঘটনাৰ পিচত প্ৰয়োজনীয় নিৰাপত্তা
ব্যৱস্থা প্ৰহণ কৰি ততালিকে উদ্বাৰকাৰ্য আৰম্ভ কৰা হয়।
- ২) নিজৰ ঠাইৰ বাহিৰ উদ্বাৰকাৰী (Outside Community Resources) : যেতিয়া পৰিস্থিতি জটিল হয় আৰু যেতিয়া স্থানীয়
উদ্বাৰকাৰীসকলো সুন্দৰ বা নিপুন নহয় বা প্ৰয়োজনীয় আছিলাও
যেতিয়া লগত নাথাকে, তেতিয়া নিজৰ ঠাইৰ বাহিৰ বিশেষজ্ঞৰ
সহায়-সহযোগিতা জৰুৰী হৈ পৰে।

ঘূৰ্ণীবতাহ, বানপানী, ভূমিকম্প আৰু অগ্ৰিকাণ্ডৰ পিচত
উদ্বাৰকাৰীসকলে ততালিকে উদ্বাৰকাৰ্য চলাৰ লাগে। কেতিয়াৰা

কেতিয়াবা এনেধৰণৰ দুর্যোগৰ ফলত সৃষ্টিহোৱা ধৰংসাবশেষত মানুহ আৱদ্ধ হৈ পৰিব পাৰে। তেনে পৰিস্থিতিত ততালিকে প্ৰয়োজনীয় উদ্বাৰকাৰ্য্য চলোৱা দৰকাৰ। যিকোনো ধৰণৰ দুর্যোগৰ সম্ভাৱনাই দেখাদিলে বা দুর্যোগৰ উমান পালে মুহূৰ্ততে কামত লাগিব পৰাকৈ উদ্বাৰকাৰীসকল সাজু হৈ থাকিব লাগে। কোনো ধৰণৰ দুর্যোগ চলি নথকা সময়ত অৰ্থাৎ স্বাভাৱিক পৰিৱেশত অনুশীলন বা আখৰা আৰু প্ৰশিক্ষণ / কৃত্ৰিম কুচ-কাৰাজ (মকড়িল)ৰ জৰিয়তে উদ্বাৰকাৰীসকলক কৰ্ম নিপুন কৰি ৰাখিব পৰা যায়। উদ্বাৰকাৰী দলক সময়ে সময়ে উন্নতমানৰ প্ৰশিক্ষণ দি থাকিব লাগে।

১.১ উদ্দেশ্য (Objectives) :

ভাণ্ডিপৰা ঘৰৰ ধৰংসাবশেষৰ তলত বা প্ৰচণ্ড ঘূৰ্ণীবতাহ, বানপানী, ভূমিকম্প আৰু অগ্নিকাণ্ডত আৱদ্ধহৈ পৰা জীৱিতসকলক উদ্বাৰ কৰা।

আৱদ্ধহৈ পৰা জীৱিতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা আৰু তেনেলোকক চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা।

বিপজ্জনকভাৱে ভাগি পৰা ঘৰবোৰ / গাঁথনিবোৰক অঙ্গীয়ী ৰক্ষণাবেক্ষণ দিবৰ বাবে ততালিকে প্ৰয়োজনীয় ব্যৱস্থা প্ৰহণ কৰা।

মৃতদেহবোৰ হস্তান্তৰ, উদ্বাৰ আৰু স্থানান্তৰিত কৰা।

নিজকে উদ্বাৰ কৰাৰ কাৰণে স্থানীয় সঁজুলিবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সম্পর্কে অনুশীলন, প্ৰশিক্ষণ আৰু সজাগতা সৃষ্টি কৰা।

১.২ দল গঠন (Team Composition) :

জৰুৰীকালীন পৰিস্থিতিত কাম কৰাৰ আগ্ৰহ, ক্ষমতা আৰু সামৰ্থ্য থকা শাৰীৰিকভাৱে সক্ষম আৰু মানসিকভাৱে সবল পুৰুষ আৰু মহিলা স্বেচ্ছাসেবীকলৈ উদ্বাৰকাৰী দল গঠন কৰিব পাৰি।

পুরুষ-মহিলা উভয়ে স্বেচ্ছাসেবী হ'ব পাবে। বয়স ১৮ বছরৰ
ওপৰৰ হ'ব লাগিব। শিক্ষাগত অর্হতা-স্থানীয় ভাষাত লেখা-পঠা কৰিব
জনা হলেই হ'ল।

প্রাক্তন সৈনিক বা সামরিক বাহিনীৰ লোক আৰু কাৰিকৰি বিদ্যাত
নিপুন স্থানীয় ব্যক্তি বা গাৱঁ ব্যক্তিক অগ্রাধিকাৰ দিয়া হ'ব।

প্রতিটো নিৰাপদ আশ্রয়স্থলে ৮ জন সদস্যক লৈ একোটাকৈ
উদ্বাৰকাৰী গোট গঠন কৰা দৰকাৰ। ইয়াৰে অতি কমেও দুজন সদস্য
হ'ব লাগিব কৰ্মক্ষেত্ৰত নিপুন ব্যক্তি। নিৰাপদ আশ্রয়স্থল, ৰাইজ আৰু
ওচৰ-পাজৰৰ গাওঁবোৰ পৰাই সদস্যসকলক লোৱা হ'ব —

দলৰ নেতা	-	১ জন
কৰ্মত নিপুন ব্যক্তি	-	২ জন
সদস্য	-	৫ জন

‘সন্ধান আৰু উদ্বাৰকাৰী কাৰ্য্য’ শীৰ্ষক বিষয়ৰ ওপৰত চৰকাৰ,
সামাজিক সংস্থা বা আন যি কোনো বেচৰকাৰী সংস্থাই আয়োজন কৰা
প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিবৰ বাবে সদস্যসকলৰ আগ্রহ থাকিব
লাগিব।

১.৩ উদ্বাৰকাৰীৰ দায়িত্ব (Duties of the Rescuer) :

নিৰ্দাৰণ (ASSESSMENT) :

ক্ষয়-ক্ষতি সঠিকভাৱে নিৰ্দাৰণ বা নিৰ্বপণ কৰিব পাৰিলে সময়ো
বাচে আৰু কাম-কাজো উন্নত হয়। ক্ষয়-ক্ষতিৰ পৰিমাণ, ক্ষতিগ্রস্ত
অঞ্চললৈ কেনেকৈ যাব পাৰি, কি কি ক্ষতি হ'ল আদি তথ্যবোৰ সংগ্ৰহ
কৰক। অধিক ক্ষয়-ক্ষতি হোৱাৰ সন্তাৱনা আছে নে কি — তাৰো উমান
লওক। ক্ষয়-ক্ষতিৰ নিৰ্দাৰণ বা নিৰ্বপণ দুই প্ৰকাৰে কৰিব পাৰি :-

১) তথ্য (Information) :

স্থানীয় নেতা বা দলের নেতাই দিয়া তথ্যবোর অতি গুরুত্বপূর্ণ।
ডিজেন্টার প্রিপিয়ার্ডনেচ (দুর্ঘটনা প্রশমনের অর্থে সম্মত) কমিটির
পৰা পোৱা তথ্যও গুরুত্বপূর্ণ।

২) পর্যবেক্ষণ (Observation) :

ক্ষয়-ক্ষতিৰ জৰীপ বা নিৰূপণৰ সময়ত নিম্নোলিখিত কথা তিনিটা
মানিচলক :-

- ক) চাওক (LOOK) — দৃঢ়টনাবোৰ ভালকৈ অনুধাবণ কৰক আৰু
তাক তন্মকৈ পৰীক্ষা কৰক।
- খ) শুনক (LISTEN) — দুৰ্গতি ব্যক্তি, ৰাইজ, চৰকাৰী নথি-পত্ৰ
আদিয়ে দিয়া তথ্যৰ উৎসবোৰৰ কথা শুনক। দুৰ্গতি ব্যক্তি
সম্পৰ্কীয় তথ্যবোৰ নিৰূপণ কৰক।
- গ) অনুভৱ কৰক (FEEL) — প্ৰাপ্ত তথ্য সম্পর্কে, বিপদৰ জটিলতা
আৰু আপোনাৰ সহাবি দিব পৰা ক্ষমতা সম্পর্কে পতিয়ন ঘাওঁক।

পৰিকল্পনা (PLAN) :

উদ্বাৰ কাৰ্য্য হ'ল একদলীয় প্ৰচেষ্টা। এই কামৰ পৰা সৰ্বাধিক
সফলতা পাবলৈ হলে দলেৰ সদস্য সকলৰ মাজত সমন্বয় থাকিব লাগিব।
ক্ষয়-ক্ষতিৰ নিৰূপণ কৰাৰ পিছতহে উদ্বাৰকাৰী দলে নিম্নোলিখিত
বিৱৰণৰ আধাৰত উদ্বাৰ কাৰ্য্যৰ প্ৰকৃত পৰিকল্পনা সঠিকভাৱে কৰিব
পাৰিব।


- ১) জনশক্তি (Manpower)
- ২) সা-সঁজুলি (Equipments)
- ৩) প্ৰণালী (Methods)

উদ্ধারকার্য (RESCUE STAGES) :

প্রথম পর্যায় (Stage-1)

বাহ্যিক পর্যবেক্ষণ (জৰুরী উদ্ধার কার্য) Surface Causality (Emergency Rescue)

দুর্ঘটনার বাহ্যিক পর্যবেক্ষণ, ক'ত কিমানজন দুর্ঘটনাগ্রস্ত হৈছে তাক ঠারব কৰিবলৈকে ক্ষতিগ্রস্ত এলেকাটোৰ বাহিৰ ফালৰ পৰা উদ্ধার কার্য চলোৱা হয় আৰু উদ্ধার কৰা লোক সকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। উদ্ধার কৰা লোকসকল যদি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেতিয়াহলে তেওঁলোকক প্ৰাথমিক চিকিৎসা দিয়াৰ অন্তত যথাসন্তোষৰ সোনকালে নিকটৱৰ্তী চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।



দ্বিতীয় পর্যায় (Stage-II) :

সামান্যভাৱে ক্ষতিগ্রস্ত হোৱা ঘৰবোৰত সন্ধান (তৎক্ষণাত উদ্ধার)

Search in Slightly Damaged Buildings (Immediate Rescue)

যি কোনো দুর্যোগৰ পিচতে উদ্ধারকাৰী দল সামান্য ক্ষতিগ্রস্ত ঘৰবোৰলৈ যোৱা দৰকাৰ। কিজানি, সহজে লগ পাৰ নোৱাৰিলৈও আৱদ্ধ হৈ পৰা সকলৰ যিকোনো এজনৰ লগত যোগাযোগ স্থাপন কৰিব পৰা হয়েই। দুর্যোগ কালত ক্ষতিগ্রস্ত ঘৰ বা অট্টালিকাত প্ৰৱেশ কৰাৰ পূৰ্বে

এই কথা ভালদরে বিশ্লেষণ করি চাব লাগিব যে আবদ্ধ হৈ থকা সকলক
নিরাপদে উদ্বাব কৰিবৰ বাবে কোনটো পদ্ধতি আটাইতকৈ ফলপ্রসূ
হয়। উদ্বাবকাৰী বা আহত ব্যক্তি - কোনো এজনৰো জীৱন বিপন্ন
নকৰাকৈ উদ্বাবকাৰী দলৰ মূৰৰুয়ে সঠিক সিদ্ধান্ত ল'ব লাগিব। সকলো
সময়তে বা সকলো ক্ষেত্ৰতে নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। আবদ্ধ
হৈ পৰা সকলৰ ক্ষেত্ৰতো একেই পদ্ধতি অৱলম্বন কৰিব লাগিব।

তৃতীয় পর্যায় (Stage-III) :

আবদ্ধ হৈ পৰা সকল জীয়াই থাকিব পৰাৰ সন্তোষনা থকা স্থানত সন্ধান
(বিশেষ ধৰণৰ উদ্বাবকাৰ্য) *Search of Possible Survival Points
(Specialised Rescue)*

আবদ্ধ হৈ পৰা বা আহত হোৱাজন যদি জীয়াই থকাৰ উমান
পোৱা যায় তেতিয়াহলে সকলোস্থানতে (য'ত সন্তোষ হয়) আৰু নিৰ্বাচিত
স্থানত সন্ধান কাৰ্য চলাব লাগিব। উদ্বাবকাৰী গোটে সঠিক পদ্ধতি
অৱলম্বন কৰি উদ্বাব কাৰ্য চলাবলৈ যত্ন কৰিব লাগিব। অগ্রাধিকাৰ
ভিত্তিত বা সৰ্বপ্রথমে নিৰাপত্তা প্রাদানৰ কথাকে বিবেচনা কৰিব লাগিব।

চতুর্থ পর্যায় (Stage-IV) :

নিৰ্দিষ্ট ধৰণসাৰণে পৰিষ্কাৰ (বিশেষধৰণৰ উদ্বাবকাৰ্য)

Selected Debris Clearance (Specialised Rescue)

আবদ্ধহৈ পৰা সকলক সঠিকভাৱে গণনা নকৰালৈকে আৰু
তেওঁলোকৰ পৰিচয় নোহোৱা পৰ্যন্ত উদ্বাবকাৰীদলে সন্ধানকাৰ্য চলাই
থকা উচিত।

পঞ্চম পর্যায় (Stage-V) :

সাধাৰণ ধৰ্মসারশেষ পৰিকল্পনাৰ (বিশেষধৰণৰ উদ্ধাৰকাৰ্য)

General Debris Clearance (Specialised Rescue)

ধৰ্মসারশেষৰ মাজত আৱদ্ধ হৈ পৰা সকলৰ লগত যোগাযোগ কৰিব পৰা সন্তান্য সকলো পথ যেতিয়া বন্ধ হৈ যায় বা তেওঁলোকৰ লগত যোগাযোগ কৰিব নোৱাৰা হৈ পৰে তেতিয়া ধৰ্মসারশেষ / জাৰৰ-জোঁখৰবোৰ আঁতৰাই আৱদ্ধ ব্যক্তিৰ ওচৰলৈ যাব লাগে।

বিশেষজ্ঞসকলৰ দ্বাৰা গঠিত উদ্ধাৰকাৰী দলবোৰ শেষৰ পর্যায় তিনিটা অৱলম্বন কৰিব লাগে।



দ্বিতীয় অধ্যায়

জৰুৰীকালীন উদ্ধাৰ (EMERGENCY RESCUE) :

কেতিয়াবা জৰুৰী অৱস্থাত উদ্ধাৰকাৰী দলটোৰ ওচৰত উদ্ধাৰত সহায়ক সামগ্ৰী পৰ্যাপ্ত পাবিমানে নাথাকে। উদ্ধাৰকাৰ্য্যত উপযোগী হ'বপৰা অন্যান্য বিভিন্ন পদ্ধতি আছে। এইবোৰ পদ্ধতিক “উদ্ধাৰৰ জৰুৰী পদ্ধতি” বুলি জনা যায়। উদ্ধাৰৰ বাবে উপযোগী পদ্ধতিটো দুঃৰ্ঘ্টনাৰ ধৰণ, আঘাতৰ ধৰণ আৰু দুঃৰ্ঘ্টনাটো কি অৱস্থাত পোৱা গৈছে, সেই অনুসৰিহে নিদ্বাৰণ কৰা হয়।

২.১ এজন উদ্ধাৰকাৰীৰে উদ্ধাৰ (Rescues with One Rescuer)

২.১.১ মানৱ পেং (Human Crutch) :

উদ্ধাৰকাৰীজনে আঘাতপ্ৰাপ্ত লোকজনৰ প্রতি পেংৰ দৰে কাম কৰে। এই পদ্ধতিটো তেতিয়া গ্ৰহণ কৰা হয় যেতিয়া দুঃৰ্ঘ্টনাটো তেওঁলোকক সহায় কৰিব পৰা অৱস্থাত থাকে। উদ্ধাৰকাৰীজনে থিয় হয় আৰু আঘাতপ্ৰাপ্তজনৰ বাহুটা তেওঁৰ কান্ধত থবলৈ সহায় কৰে। উদ্ধাৰকাৰীজনে তেওঁক দৃঢ় মুষ্টিৰে ধৰে। একে সময়তে উদ্ধাৰকাৰীজনে



তেওঁর আনখন হাতেরে আঘাতপ্রাপ্ত লোকজনৰ কঁকালত মেবিয়াই ধৰে আৰু তেওঁক লৰচৰ কৰাত সহায় কৰে। ইয়াকে কোৱা হয় “মানৰ পেং”।

২.১.২ পিঠিত তুলি (Pick-a-back) :

এই পদ্ধতিটো কেৱল
তেতিয়াহে প্ৰযোজ্য যেতিয়া
দুঃটনাত পতিত লোকজন
সচেতন হৈ থাকে, কোনো
আঘাত নহয়, অথচ খোজ
কাঢ়ি ব নোৱাৰে।

উদ্বাৰকাৰীজনে আহত
লোকজনক তেওঁৰ পিঠিত
উঠাই লয়। আহত লোকজনে
তেওঁৰ ভৰি আৰু হাতেৰে
উদ্বাৰকাৰী লোকজনৰ ক্ৰমে
কঁকাল আৰু ডিঙিত মেবিয়াই
ধৰে। উদ্বাৰকাৰীজনে তেওঁৰ
দুয়োখন হাত পিছৰফালে আৰু
পিছৰফালে নাইবা আঠুৰ তললৈ প্ৰসাৰিত কৰি দিয়ে আৰু আঘাতপ্রাপ্ত
লোকজনৰ ভাৰ বাহন কৰে। এয়াই “পিঠিত তুলি” উদ্বাৰ কৰা পদ্ধতি।



২.১.৩ পিঠিত তুলি (ওলোটাই) Pick-a-Back (Reverse) :

এই পদ্ধতিটো তেতিয়াই প্ৰযোজন হয় যেতিয়া দুঃটনাত পতিত
লোকজন সচেতন হৈ থাকে অথচ তেওঁৰ পেট নাইবা বুকুত পোৰে,

ডিডি নাইবা মুখত আঘাত হয় (শরীরের ওপর অংশত)। উদ্বারকারীজনে বোগীজনের পিঠির ফালটো পিঠিত লগাই লৈ ভাৰ বহন কৰে। উদ্বারকারীজনে তেওঁৰ দুয়োখন হাত পিঠিৰ ফালে প্ৰসাৰিত কৰি আহত লোকজনের কঁকালত দৃঢ়মুষ্টিৰে ধৰে। উদ্বারকারীজনে সন্মুখৰ ফালে হালি যায় আৰু আহত ব্যক্তিজনের ভবিদুখন ও পৰলৈ তুলি উদ্বারকারীজনে ব্যক্তি জনক তেওঁৰ পিঠিত তুলি লয়। এয়াই “পিঠিত তুলি (ওলোটাই)” উদ্বাৰ কৰা পদ্ধতি।

২.১.৪ অগ্নিনির্বাপনকাৰীৰ লিফ্ট (Fireman's Lift) :

“অগ্নিনির্বাপনকাৰীৰ লিফ্ট” হ'ল আহত লোকক তুলিবলৈ আৰু কঢ়িয়াবলৈ ন'টা পৰ্যায়ৰ পদ্ধতি আছে। যদি আহত লোকজন অচেতন হয়, কিন্তু শৰীৰত কোনো আঘাত নহয় তেতিয়া এই পদ্ধতি লোৱা হয়। এজন অকলশৰীয়া উদ্বারকাৰীয়ে আহতলোকক উচ্চ স্থানৰপৰা নিম্নস্থানলৈ কঢ়িয়াই নাইবা আহত লোকক অট্টালিকাৰ নিম্নাংশৰপৰা ওপৰ মহলালৈ কঢ়িয়াবলৈ আৰু জখলাৰে কঢ়িয়াই নিবলৈ এক সহজ পদ্ধতি।

- ক) যদি দুঃটনাত পতিত লোকজন তেওঁৰ পিঠিৰ মুৰাকৈ পৰে, উদ্বারকাৰীজনে এটা আঁঠুৰে আঁঠু কাঢ়িব।
- খ) উদ্বারকাৰীজনে আহত লোকজনৰ পিঠিখন লাহেকৈ ঘূৰাই দিব, এখন হাতেৰে আহত লোকজনৰ মুখখন ধৰিব আৰু আনখন হাতেৰে আহত লোকজনৰ হাতৰ আগ ভাগটো ধৰিব।
- গ) তাৰপিছত উদ্বারকাৰীজনে তেওঁৰ হাতদুখন আহত লোকজনৰ বাহ্মুলৰ তলেৰে সুমুৰাই দিব আৰু আহত লোকজনৰ বুকুখন প্ৰথমতে উদ্বারকাৰীজনৰ অঠুদুটাৰফালে তুলি ল'ব।

- ঘ) উদ্বারকারীজনে তাৰপিছত আহতলোকজনক লাহে লাহে তুলি দিব আৰু তেওঁক আঁঠুকড়া অৱস্থাত বাখিব।
- ঙ) উদ্বারকারীজনৰ হাত দুখন তাৰপিছত আহত লোকজনৰ দেহৰ চাৰিওফালে প্ৰসাৰিত কৰি দিব আৰু আহত লোকজনক তেওঁৰ ভৰি দুখনত ঠিয় কৰাই তুলি ধৰিব।
- চ) আহত লোকজনক ঠিয় কৰাই তুলি ধৰা হ'ল। আহত লোকজনৰ দেহটো উদ্বারকারীজনৰ শৰীৰৰ বিপৰীতে অৱলম্বন দিয়া হ'ব।
- ছ) তাৰপিছত উদ্বারকারীজনে আহতলোকজনৰ কাষৰ ভাগটো নিজৰ সমুখৰ ফালে ল'ব আৰু আহত লোকজনৰ যিকোনো এখন হাতৰ মনিবন্ধত ধৰিব আৰু উদ্বারকারীজনৰ আনখন হাতেৰে কাঞ্চৰ ওপৰেৰে পাৰ কৰি নিব।
- জ) তাৰপিছত উদ্বারকারীজনে তলৰ অংশটো বান্ধিব আৰু আহত লোকজনৰ কাঞ্চদুখন তুলি ধৰিব, উদ্বারকারীজনৰ এখন হাত আহত লোকজনৰ দুভৰিব মাজেৰে সুমুৰাই দিব আৰু আনখন হাতেৰে লোকজনৰ মনিবন্ধত ধৰিব।
- ঝ) এতিয়া উদ্বারকারীজনে দুর্ঘটনাত পতিত লোকজনক তুলি ল'ব আৰু পৰিবহন কৰিব।

২.১.৫ চুঁচৰি উদ্বার (Rescue Crawl) :

এই পদ্ধতিটো তেতিয়া প্ৰযোজ্য যেতিয়াই আহত লোকজনক অচেতন অৱস্থাত ধোৱাৰে পূৰ্ণ কোঠালীত নাইবা লৰচৰ কৰিবলৈ সুবিধা নথকা আৱদ্ধ ঠাইত পোৱা যায় নাইবা আহত লোকজন খুব গধুৰ হয়।

পর্যায় : (Steps) :

- ১) আহতলোকজনক পিঠির মুরাকে লাহেকে শূরাই দিয়ক আৰু
তেওঁৰ দুয়োখন হাতৰ মনিবন্ধন তিনিকোনীয়া বেন্দেজেৰে নাইবা
ৰুমালেৰে নাইবা গামোছাৰে বান্ধক।
- ২) উদ্বাৰকাৰীজনে আহতলোক কেইজনৰ মূৰবোৰৰ মুখামুখিকে
দুভৰি ফাঁক কৰি আঁঠু কাঢ়ি বহিব আৰু তেওঁলোকৰ হাতেৰে
গঠন কৰা গাঠিবোৰৰ জৰিয়তে মূৰবোৰ সঠিক বাবে স্থাপন কৰক।
দুর্দশাগ্রস্ত লোক কেইজনে নানামিব বা পুনৰ আহত নহবৰ কাৰণে
তেওঁলোকৰ ডিঙি আৰু মূৰবোৰ এখন হাতৰ তলুৱাবোৰ ধৰি
ৰাখক।
- ৩) উদ্বাৰকাৰী বগুৱাই আগলৈ যাব ; তেওঁলোকৰ হাত আৰু আঠুৰে
মাটিৰ ওপৰেদি আহত সকলক আগলৈ টানি থাকিব।

২.১.৬ তলৰ মহলালৈ খত-খতিৰে নিয়া (Removal Downstairs) :

দুর্ঘটনাগ্রস্তজন যদি ওপৰ মহলাৰ মজিয়াত থাকে কিন্তু তেওঁক
খত-খতিৰ জৰিয়তে তলালৈ নমাই নিয়াৰ অৱস্থা নাথাকিলে এই
পদ্ধতিটো প্ৰযোজ্য। তলত উল্লেখ কৰা বিশেষ কাৰ্য্যব্যৱস্থাৰে দুৰ্গতজনক
উদ্বাৰ কৰিব পাৰি :-

দুৰ্গতজনক তলৰ মহলালৈ নিবলৈ হলে - দুৰ্গতজনক তেওঁৰ
পিঠিৰ ওপৰত দীঘলকৈ শুৱাই ধৰক আৰু হাতদুখন টানকৈ বান্ধক।
খত-খতিৰ ফালালৈ তেওঁৰ মূৰটো পোনাই লৈ উদ্বাৰকাৰীয়ে আহতজনৰ
বাউসীৰ তলত নিজৰ বাহ বাখিব যাতে তেওঁৰ মূৰটো উদ্বাৰকাৰীৰ
বাহত থাকে আৰু তেওঁক লাহে লাহে তলৰ মহলালৈ নিয়ক।

২.১.৭ পালজরিবে টনা (ধেনুভিরীয়া) (Bowline Drag) :-

কোনো দুর্গতক যেতিয়া কোনো ঠেক বা আরদ্ধ ঠাইত পোরা যায় তেতিয়া এই নিয়মটো উপযোগী হয়। দুর্গতজনৰ পিঠিৰ ফালে বগৰাই দি হাত দুখন তিনিকোনীয়া বেণেজকাপোৰ, গামোচা, ৰমাল আদিৰে বান্ধক।

- ১) ১৫ ফুট (৪.৫ মিটাৰ) দৈৰ্ঘ্যৰ ককালত মেৰিয়াই লোৱা জৰি বা ৪০ ফুট (১২ মিটাৰ) দৈৰ্ঘ্যৰ মেৰিওৱা জৰি ব্যৱহাৰ কৰক আৰু প্ৰতিটো মূৰত গাঠি হোৱাকৈ পাল জৰিবে টনকৈ বান্ধক।
- ২) এটা গাঠি দুর্গতজনৰ বুকুত আৰু তেওঁৰ বাউসীৰ তলত বাখক যাতে টানি থাকোতে তেওঁৰ মূৰটো মাটিৰ পৰা ওপৰত থাকে।
- ৩) উদ্বাৰকাৰীয়ে অন্য এটা গাঁঠি তেওঁলোকৰ কাঁক্স আৰু বাউসীৰ তলত বাখিব ; ইয়াৰ ফলত পিঠিৰ সৌমাজত বা কাঁক্সৰ মাজত একে শাৰীতে এটা গাঁঠিৰ সৃষ্টি হৈ গাড়ী টনা ঘোড়াৰ লেকাম এডালবদ্বৈ হয়।
- ৪) উদ্বাৰকাৰীয়ে দুর্গতজনক বণ্ণৱাবাই হাত আৰু আঠুৰে টানিব।

২.১.৮ বুঢ়া আঙুলিৰে চোচোৰাই নিয়া (Toe Drag) :-

এই উদ্বাৰ পদ্ধতি তেতিয়া প্ৰয়োজন হয় যেতিয়া দুঃটনাগ্রস্ত ব্যক্তিজনক এটা ঠেক ঠাইত লোৱা যায় য'ত উদ্বাৰকাৰী প্ৰেশ কৰাত যথেষ্ট কঠিন হয়।

- ক) উদ্বাৰকাৰীজন আঘাটপ্ৰাপ্তজনৰ মূৰৰ ফালে বহি তেওঁৰ বা তাইৰ ভৰি দুখন আঘাটপ্ৰাপ্তজনৰ কাষলতিৰ মাজত সুমুৰাই ধৰা হয়।
- খ) উদ্বাৰকাৰীজনে দুয়োখন হাত মুকলিকৈ বাখি তেওঁ বা তাইক নিজকে পিছলৈ টানি আৰু একে সময়তে আঘাটপ্ৰাপ্তজনৰ কান্ধত ধৰি চোচোৰাই টানি আনে।

২.২ দুজনতকৈ অধিক উদ্বারকাৰী (More than Two Rescuers) :-

উদ্বারকাৰ্য দুজনতকৈ অধিক উদ্বারকাৰী থাকিলে এই পদ্ধতি প্ৰয়োগ হয়।

২.২.১ দুখন হাতৰ আসন (Two-Handed Seat) :-

দুজন উদ্বারকাৰীয়ে মুখামুখি হৈ আঘাটপ্ৰাপ্তজনৰ একেফালে থাকি তললৈ বেকা হৈ উদ্বারকাৰীজনে বা জনীয়ে হাতখন আঘাটপ্ৰাপ্তজনৰ পিছফালৈৰে কান্ধৰ তলেৰে নি টানকৈ তাৰ বা তাইৰ কাপোৰত ধৰিব লাগে।

আঘাটপ্ৰাপ্তজনৰ পিছফালটো অলপ উঠাই উদ্বারকাৰীজনে হাতখন আঘাটপ্ৰাপ্তজনৰ কঁকালৰ তলেৰে ভৰাই দি আনজন উদ্বারকাৰীৰ হাতত ভালকৈ ধৰি ডাঙি নি অলপ দূৰ কঢ়িয়াই লৈ যাব পাৰি।

২.২.২ তিনিখন হাতৰ আসন (Three-Handed Seat) :-

এই পদ্ধতিবে কোনো সচেতন, বা ভাৰী বা অধিক বক্তৃক্ষৰণ হৈ থকা বা এখন ভৰিত আঘাট প্ৰাপ্ত ব্যক্তিক কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'য়। দুজন উদ্বারকাৰী মুখামুখি হৈ তেওঁলোকৰ হাতেৰে ছবিত দেখুওৱাৰ দৰে নিৰিখৰ হাত মুখ আসন তৈয়াৰ কৰা হৈছে।

২. এজন উদ্বারকাৰীয়ে আঘাট প্ৰাপ্ত জনৰ হাত ভৰি বিলাক মুকলিকৈ থাকিব পৰাকৈ সহায় কৰে।
৩. উদ্বারকাৰীয়ে আঘাটপ্ৰাপ্ত জনক তিনিখন হাতৰ আসনত বহোৱাত সহায় কৰে। এনেকৈ আঘাটপ্ৰাপ্ত জনক কঢ়িয়াই লৈ যোৱা হ'য় আৰু উদ্বারকাৰী সকলে আঘাট প্ৰাপ্ত ব্যক্তিজনক বা জনীৰ আঘাটপ্ৰাপ্ত অংশক সহায় কৰে।


২.২.৩ চারিখন হাতর আসন (Four-handed Seat) :-

এই পদ্মতির জরিয়তে দুর্ঘটনাত পতিত হোৱা অথচ কোনো ধৰণৰ
আঘাট প্রাপ্ত নোহোৱা ওজনযুক্ত ব্যক্তিৰ ক্ষেত্ৰত উদ্ধাৰ কাৰ্য্যত ব্যৱহাৰ
কৰা হয়।

১. দুজন উদ্ধাৰকাৰী মুখামুখি কৈ ছবিত

দেখুওৱাৰ দৰে তেওঁলোকৰ হাত কেইখন

অৱস্থান কৰাই চারিখন হাতৰ আসন
তৈয়াৰ কৰা হয়।



২. উদ্ধাৰকাৰীয়ে আঘাট প্রাপ্তজনক

তেওঁলোকে তৈয়াৰ কৰা ঢারিখন হাতৰ
আসনত বহুৱাই সহায় কৰে।

আঘাটপ্রাপ্তজনৰ এখন বা দুয়োখন হাত উদ্ধাৰকাৰী জনৰ ডিঙ্গিত
ভালকৈ মেৰিয়াই লয়। এনেকৈ উদ্ধাৰকাৰীজনৰ আঘাটপ্রাপ্ত
জনক কম দুৰত্ব কঢ়িয়াই লৈ যায়।

২.২.৪ আগতে আৰু পাছত ল'বলগীয়া পদ্মতি (Fore and Aft Method) :-

এজন আঘাটপ্রাপ্ত ব্যক্তি যিজনে পেটত আঘাট পায় আৰু চলাচল
কৰিব নোৱাৰে তেনে ব্যক্তিৰ উদ্ধাৰ কাৰ্য্যত এই পদ্মাতি ব্যৱহাৰ হয়।
উদ্ধাৰকাৰীয়ে আঘাট প্রাপ্তজনক তেওঁৰ বা তাইৰ পিছফালে থিয় কৰাই
লয়। আনজন উদ্ধাৰকাৰীয়ে আঘাটপ্রাপ্ত জনক দাঙি নি উদ্ধাৰকাৰীজনৰ
পিছত বহাই দিয়ে। আঘাটপ্রাপ্ত জনে পিছফালৰ পৰা দুয়োখন হাতেৰে
ভালকৈ ছবিত দেখুওৱাৰ দৰে সাবটি লয়। আনজন উদ্ধাৰকাৰীয়ে
দুয়োখন ভৰি তেওঁৰ হাতৰ মাজত লৈ আঘাটপ্রাপ্তজনক কঢ়িয়াই লৈ
যায়।

২.২.৫ দুজন মানুহৰ গাত ভৰ দি আহত জনক কঢ়িওৱা ব্যৱহাৰ (Two-Person Human Crutch) :-

- যেতিয়া মানুহ এজন আহত হৈ সচেতন
অৱস্থাত আছে, কিন্তু খোজ খাটিব নোৱাৰে
তেতিয়া এই পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায়।
- উদ্বাৰকাৰীয়ে আঘাটপ্রাপ্তলোক জনৰ
দুয়োটাফালে তেওঁলোকৰ অৱস্থান লওঁক।
আঘাটপ্রাপ্তলোকজনৰ বাছটো কান্দৰ ওপৰেদি
লওঁক আৰু আনখন হাতেদি আঘাট প্রাপ্ত লোকজনৰ হাতত
ধৰক।
- উদ্বাৰকাৰীসকলে তেওঁলোকৰ হাতেৰে কাপোৰ কানি সুলকি
পৰিব নোৱাৰাকৈ আঘাট প্রাপ্তজনৰ ককালত ধৰক আৰু গাত
ভৰ দি আহিব পৰাকৈ সহায় কৰক।



৩.১ কাপোৰেৰে কঢ়িয়াই লৈ যোৱাৰ ব্যৱস্থা (Clothes Lift) :-

আঘাটপ্রাপ্ত ব্যক্তিজনক যেতিয়া এনে এটা অৱস্থাত পোৱা যায় যে
আঘাটপ্রাপ্ত লোকজনে নিজে লৰচৰ কৰিব নোৱাৰে আৰু আঘাট
প্রাপ্তজনক নিবলৈ উদ্বাৰকাৰী সকলৰ সেই সময়ত কোনো সা-সৰমজাম
নাই তেনে ক্ষেত্ৰত এই পদ্ধতিটো প্ৰযোজ্য হয়।

এই ব্যৱস্থাটোৰ বাবে চাৰিজন মানুহৰ আৱশ্যক হয়। আঘাটপ্রাপ্ত
লোকজনৰ উভয় ফালে কান্দৰ আৰু উৰুৰ কাষত দুজনকৈ উদ্বাৰকাৰীয়ে

আঠকাটি লওঁক আৰু আঘাত প্রাপ্তি লোকজনক পিছফাল কৰি ঘূৰাই
লওঁক।

উদ্বাৰকাৰী সকলে আঘাত প্রাপ্তজনৰ কাপোৰত ধৰক। এখন হাতেৰে
ডিগিৰ পিছফালে আঘাতপ্রাপ্তজনে পিছিথকা চার্ট বা পোছাকৰ কলাৰত
ধৰক আৰু আনখন হাতেৰে নিজৰ ফালৰ কাপোৰত ধৰক। উদ্বাৰকাৰীয়ে
আঘাতপ্রাপ্ত জনৰ উৱৰূপ কাপোৰত ধৰিব আৰু একে সময়তে
আঘাতপ্রাপ্তজনৰ বাহু নিয়ন্ত্ৰণত ৰাখিব। আনখন হাতেৰে আঘাত প্রাপ্ত
লোকজনৰ পায়জামা, পেণ্ট বা পোছাকত ধৰি আঘাত প্রাপ্তজনৰ ভৱি
দুখন দাঙি ধৰক। এনেদৰে উদ্বাৰকাৰী সকলে কম দুৰহৃলৈহে যাত্রা
কৰিব পাৰে।

৩.২ কম্বলেৰে ওপৰলৈ তুলি অনা (Blanket Lift) :-

এই পদ্ধতিটো তেতিয়া প্ৰযোজ্য হ'ব যেতিয়া উদ্বাৰকাৰী সকলে আঘাত
প্রাপ্তজনক কঢ়িয়াবলৈ কোনো ছেঞ্চাৰ নাথাকিব। অথচ আঘাত প্রাপ্তজনৰ
জটিল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক শুই থকা অৱস্থাত স্থানান্তৰিত
কৰিব লাগিব।

- আঘাতপ্রাপ্ত জনৰ সমান্তৰালকৈ কম্বলখন মাটিত পাৰি ইয়াৰ
প্ৰস্থৰ আধাৰিনলৈকে মেৰিয়াই লৈ আঘাতপ্রাপ্তজনক
সাৰধানতাৰ নিজৰ দিশলৈ ঘূৰাই আনক।
- কম্বলৰে মেৰিয়াই লোৱা অংশটো আঘাতপ্রাপ্তজনৰ ওচৰত পাৰি
দিয়ক আৰু মেৰিয়াই নোলোৱা অংশটো তেওঁলোকৰ পিঠিত
ধীৰে ধীৰে পাৰি লওঁক।

- মেরিয়াই লোৱা অংশটো সারধান ভাবে খুলি লওঁক যাতে আঘাত প্রাপ্তজনৰ কস্তুরখনৰ সোমাজতে অবস্থান কৰে।
- কস্তুরখনৰ দুইমূৰ আঘাত প্রাপ্তজনৰ দেহৰ বিপৰীতে মেরিয়াই লওঁক, আঘাত প্রাপ্তজনৰ দুই কাষে দুজন উদ্বারকাৰীয়ে ধৰি কঢ়িয়াওক আৰু আঘাত প্রাপ্তজনৰ মূৰ, কান্ধ, উৰু তথা ভৰি দুখনক ঠেকা দি ৰাখক।



অধ্যায় - ৩

ধ্বংসপ্রাপ্ত ভৱনত প্রবেশ করার আগতে লবলগীয়া সারধানতা
Precautions Before Entering the Damaged Building; :

- ভৱনটোর গঠন আৰু ধ্বংসপ্রাপ্ত অংশবোৰলৈ লক্ষ্য কৰক।
- বেৰবোৰৰ ক'ৰিবাত কিবা ভেজা দিব লাগিব নেকি চাওঁক।
- ক্ষতিগ্রস্ত ঘৰটোৰ আহিলাপাতি আদিৰ পৰা কিবা বিপদ হব পাৰে নেকি চাব।

ধ্বংসপ্রাপ্ত ঘৰটোত প্রবেশ কৰাৰ সময়ত লব লগা আগতীয়া সারধানতা (Precautions when Entering the Damaged building):

- হেল্মেট ব্যৱহাৰ কৰক।
- যোৰ বাঞ্ছি কাম কৰক।
- সন্তাব্য শব্দ আদি শুনি ল'ব।
- সংকেত ব্যৱহাৰ কৰক।
- ঘৰটো ধ্বংস প্রাপ্ত বেৰ বা ভাঙি যোৱা আৱদ্ধ দুৱাৰ / হালি থকা দুৱাৰ আদি নুচুব বা লৰচৰ নকৰিব।
- পৰি থকা সকলো মুক্ত তাঁৰকে সজীৱ বুলি ধৰি ল'ব।

**ধ্বংস প্রাপ্ত ঘরটোৱ ভিতৰত ঘুৰা-ফিৰা কৰোতে লবলগীয়া আগতীয়া
সাৰধনতা (Precautions Whilst Moving Inside the Damaged
Building) :**

- জুই নজলাব।
- বেৰৰ ওচৰত থাকিব।
- চলা ফিৰা কৰোতে সাৰধন হ'ব।
- ধ্বংসপ্ৰাপ্ত অংশবোৰ পৰা ওলমি বা ওলাই থকা কোনো বস্তুকে
নাটানিব।

৪.১ দুই ভাজ যুক্তকৰণ (ডৰল চীট বেণু)(Double Sheet-Bend):


বেলেগ বেলেগ সামগ্ৰীৰে প্ৰস্তুত কৰা বা আকাৰত ডাঙৰ সৰু হোৱা
ৰচীৰ ক্ষেত্ৰত তাক যোৰা দিয়াৰ বাবে এই ব্যৱস্থাৰ প্ৰয়োজন আহি
পৰে। এনে কৰিলে ৰচীডাল একেডাল ৰচীৰ দৰেই হৈ পৰে। তাকে
কৰিবলৈ যাওঁতে ডাঙৰ ৰচীডালৰ এটা মুৰত সৰু ৰচীডালৰ এটা মুৰ
গাঠি দি সৰু ৰচীডালৰ আনটো মুৰ পুনৰ আগৰ গাঠিটোলৈকে পকাই
পকাই ঘূৰাই আনক আৰু দেখাত দুয়োটা অংশকে একে ডাঠৰ কৰি
লওঁক।

৪.১ চেয়াৰ গাঠি (Chair knot)

ই যাকো উদ্ধাৰ কাৰ্য্যত
ব্যৱহাৰ কৰা হয় আৰু পাচত
ৰচীডাল সহজেই আগৰ
অৱস্থালৈ আনিব পাৰি।



এজন মানুহক ওখৰ পৰা তললৈ ওলোমাই নমাই দিয়াৰ বাবে চেয়াৰ
গাঠি ব্যৱস্থা কৰা হয়। ৰচীডালৰ প্ৰায় মাজভাগত খামুছি ধৰি
বাওঁহাতখনৰ তলুৱা তলত আৰু
সোঁহাতখন তলুৱা ওপৰত বাখক,
গাঠি তৈয়াৰ হ'ল। এতিয়া ফাঁছ এটা
তৈয়াৰ কৰি (ঘড়ী কাঁটাৰ
বিপৰীতে) বাওঁহাতখন ওপৰলৈ
আনক; এতিয়া গাঠি এটা প্ৰস্তুত হৈ
সোঁহাতখন তলত থাকিল। এতিয়া
থিয় হৈ থকা অংশটো বিপৰীত
হাতৰ ফাঁচৰ মাজেৰে সৰ কাই টানি
দিয়ক তেতিয়া দুটা ফাঁছ গঠিত হ'ল
আৰু মাজত এটা গাঠিৰ সৃষ্টি হৈ ফাঁছ কেইটাক সঠিক স্থানলৈ আনিব
আৰু প্ৰতিটো ফাঁছতে দুটা অংশৰ সৃষ্টি হৈ যাব আৰু চেয়াৰ গাঠি
প্ৰস্তুত হ'ব।



যিবোৰ স্থানলৈ উদ্বাৰকাৰীয়ে আঠুকাঢ়ি বা চুচৰি যাব লাগে আৰু তাৰ
পৰা তেনেদেৰেই ঘুৰি আহিব লাগে তেনে স্থানৰ ধৰ্মসন্ত্বনৰ মাজৰ
পৰা বা দ' ঠাইৰ পৰা আহতজনক উদ্বাৰ কৰাৰ ক্ষেত্ৰত ই সহায়ক
হয়। ৰচীডালৰ এটা মুৰ এখন হাতত লওঁক, এতিয়া ইয়াক বাওঁহাতৰ
তলুৱাত মেৰিয়াই ইয়াৰ আঙুলিবোৰেৰে এটা আৱশ্যকীয় জোখত ফাঁছ
তৈয়াৰ কৰক আৰু সোঁহাতে ধৰি থকা মুৰটো সেই ফাঁছটোৰ মাজেৰে
ওপৰলৈ সোমাই নিয়ক। দুয়োটা মুৰ টানকৈ বান্ধক। উলৰ অংশটোৰ

তলেৰে গাঠিটো পাৰ কৰি ইয়াক ধেনুভিয়া কৰিও ল'ব পাৰি। বিং বল্ড বা কিবা বস্তু এপদত লগাইও বেজলাইন এটা প্ৰস্তুত কৰি ভাঁহি অহা ধৰণস্তুপৰ কিবা বস্তু, জস্তু বা মানুহৰ শৰীৰ আদি দুৰত থিয় হৈ থাকিয়ে টানি আনিব পাৰি।

৪.২ লেছিংচ (Lashings) :

লেছিং মানে “কিবা এটা বস্তু আন কিবা এটাত দৃঢ় ভাবে বান্ধি থোৱা” কে বুজায়। দুটা বা ততোধিক দণ্ড নিৰাপদ কৰি বান্ধিবলৈ এই লেছিং ব্যৱস্থাক কামত লগোৱা হয়। লেছিং সাধাৰণতে চাৰি প্ৰকাৰৰ।

৪.২.১ ক্ষোৱাৰ লেছিং (Square Lashing) :

সমকোণত লগ লগা বা কটাকাটি কৰা দুয়োডাল দণ্ড বান্ধিবলৈ এই ব্যৱস্থা প্ৰয়োগ কৰা হয়। শিলৰ কুণ্ডা বা খুটিটোৰ চাৰিও ফালে মেৰিয়াহি এটি লঙ্ঘ গাঠি দিয়ক আৰু ক্ৰছহেড বা লেজাৰৰ তল অংশটোত সেই গাঠি মাৰক। তেন্দেৰে ছবিত দেখুওৱাৰ নিচিনাকৈ উলম্ব অংশটোৰ সৈতে শেষাংশটোক সাঙুৰি দুয়োটা দণ্ডৰ চাৰিওফালে বান্ধক। এইদৰে ৰচীডাল যিমান টান কৰিব পাৰি সিমান টানকৈ তিনি বা চাৰিবাৰ এইদৰে কৰক। এন্দেৰে দুয়ো দণ্ডৰ মাজত তিনি বা চাৰিটা মেৰ দিয়ক। এতিয়া সমতলত থকা স্তৰত লঙ্ঘ গাঠি মাৰি বান্ধি থওঁক।


৪.২.২ ডায়েগনেল লেছিংচ (Diagonal Lashing) :

বোজা দিওঁতে বা ছাপ পৰিলে যদিহে এডাল দণ্ড আনটোৰ পৰা আতৰি যোৱাৰ সন্তাৱনা থাকে আৰু যদিহে দুয়োটা দণ্ড এটা কোণত কটা-

কাটি করি থাকে তেনে অরস্থাত ডায়েগনেল লেছিংচ পদ্ধতি লোৱা হয়। দুয়োটা দণ্ড মেবিয়াই থকাকৈ এটা গাঠি দিয়ক, এতিয়া চাবিটা মেৰু উলম্ব ভাবে দি সিহাঁতক আতি দিয়ক। তাৰ পাছত চাবিটা প্রাণ্তীয় ভাজ কৰক আৰু সেইবোৰ টান কৰক। এই চাবি ভাজ বান্ধটোৰ ওপৰেৰে দুয়ো মুৰৰ মাজেৰে পাৰ কৰক। সেইবোৰ আত খাবলৈ টানক আৰু লঙ্ঘ গাঠিবে শেষত ইয়াৰ সমাপ্তি কৰক।

৪.২.৩ আঠটা বান্ধৰ ছবি (Figure of Eight Lashings) :

তিনিডাল দণ্ড একেলগে বান্ধি তিনি ঠেঙ্গীয়া আকৃতি দিবলৈ এই বান্ধ দিয়া হয়; তাকে কৰোতে তিনিওটা দণ্ডৰ মাজত ঠাই এৰিব লাগে।




এইদৰে ৬-৮ টা মেৰ দি আঠ ফেচন পদ্ধতিৰে ওপৰলৈ মেবিয়াই মুৰ কেইটা এক কৰিব লাগে।

বান্ধটোৰ চাবিও ফালে মেবিয়াই প্রতিডাল দণ্ডৰ মাজত দুই বা তিনিটা মেৰ দিয়ক। আৰম্ভণি দণ্ডৰ বিপৰীতে ওপৰত লঙ্ঘ গাঠি মাৰি থওঁক।

৪.২.৪ ঘূৰণীয়া বান্ধ (Round lashing) :

যেতিয়া দুডাল দণ্ড এডাল আনডালৰ সমান্তৰাল ভাবে থাকি তেতিয়া তাক একেলগে বন্ধাৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াক খাঁটি বান্ধ বুলিও কয়। আৰম্ভ কৰাৰ আগতে দণ্ডদুডালৰ মাজত ফাঁক বাখক। প্ৰথমতে এডাল দণ্ডত এটি লঙ্ঘ গাঠি মাৰক। তাৰ পাছত আনটো মুৰেৰে আনডাল দণ্ডক সাঞ্চুৰি ৬-৮ টা ওচৰা-ওচৰি পাক দিয়ক দুয়োটা

দণ্ডকে সামৰি। এইদৰে
দণ্ডকেইডালৰ ওপৰলৈ ২
বা ৩ পাক যোগ দিয়ক।
এইদৰে বাঞ্ছটোৱ ওপৰত
আৰু দণ্ডডালৰ মাজত
পুনৰ দুই বা তিনিপাক ৰচী
মেৰিয়াই বাঞ্ছক। ইয়াৰ পিছত আৰম্ভণি দণ্ডডালৰ বিপৰীতে পাৰত
লঙ্ঘৰ গাঠি মাৰি থওঁক।



চতুর্থ অধ্যায়

স্ট্রেচার (সাঙ্গি / চাঙ্গি) আৰু আঘাতপ্ৰাপ্তৰ পৰিবহণ (STRETCHER AND CASUALTY TRANSPORTATION) :

আঘাতপ্ৰাপ্তজনক অত্যন্ত সাৰধানতাৰে কঢ়িয়াই নিব লাগে যাতে আৰু অধিক জটিলতাৰ পৰা হাত সাৰিব পৰা যায়। সাধাৰণতে দেখা যায় যে আঘাতপ্ৰাপ্তজনক প্ৰশিক্ষিত উদ্বাৰকাৰীয়ে ধৰ্মসপ্তাপ্ত গাথনি, আবদ্ধ ঠাই অথবা যথেষ্ট বিধি পথালি থকা অসমান ঠাইৰ পৰা উদ্বাৰ কৰিব লাগে। বিভিন্ন ঠাইৰ অৱস্থাৰ সৈতে খাপ খোৱাকৈ বিভিন্ন কৌশলৰ প্ৰয়োজন হয়। আঘাতপ্ৰাপ্তজনক প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান আৰু তেওঁক সঠিক ধৰণেৰে কঢ়িয়াই নিয়াৰ জ্ঞান উদ্বাৰকাৰীজনৰ থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে ভয়াৰ্ত অথবা জটিল আঘাতেৰে আঘাতপ্ৰাপ্তজনক উত্তাপৰ প্ৰয়োজন হয় আৰু আক্ৰান্তজনক কম্বলেৰে ঢাকি তাপ দিব পাৰি।


৫.১ মানবিশিষ্ট এম্বুলেন্স স্ট্রেচার (আঘাতপ্ৰাপ্তজনক কঢ়িয়ওৱা পৰিবহন) (Standard Ambulance Stretcher) :

এম্বুলেন্সত ব্যৱহাৰ কৰা স্ট্রেচার এখন দীঘলে ২.৩০ ছে.মি. আৰু ইয়াৰ কেনভাচখন দীঘলে ১৮০ ছে.মি., বহলে ৫৭ ছেমি তথা মাটিৰ পৰা ১৫ ছেমি ওখ তথা ইয়াৰ ওজন প্ৰায় ১৪ কেজি হয়।

৫.২ আকস্মিক পরিস্থিতিত প্রয়োজন হোৱা ষ্ট্রেচার নির্মাণ (Improvised Stretcher Preparation) :

গ্রামাঞ্চল অথবা অত্যন্ত জৰুৰীকালীন সময়ত উদ্বাবকাবীসকলে মান বিশিষ্ট ষ্ট্রেচার এখন প্রায়ে বিচাৰি নাপায়। এনেকুৱা পরিস্থিতিত স্থানীয় ভাবে উপলব্ধ হোৱা সমলৈ পৰাই ষ্ট্রেচার সজাব পৰা যায়।

দুটা বা তিনিটা চোলা অথবা
ডাঠ সামগ্ৰী সংগ্ৰহ কৰক।
দুডাল সমান দীঘল বাহৰ
মাৰি চোলা কেইটাৰ মাজেৰে
সুমাই দিয়ক। দুয়োডাল
মাৰিক পৃথকে বাখিবলৈ সৰু
বাহৰ টুকুৰা দুয়োটা মূৰটৈ



বাঞ্ছি লওঁক – ষ্ট্রেচারখন বনোৱা হৈ গ'ল।

দুডাল ধাম / চেনীৰ বস্তা (থেলা) যোগাৰ কৰক। বস্ত দুখনৰ দুয়োটা
মূৰকে (লম্বীয় ভাবে) সৰু বিঞ্চা কৰি দুডাল মাৰি সুমাই দিয়ক। ষ্ট্রেচার
বনোৱা হৈ গ'ল।

কাঠৰ তঙ্গা, খেৰেৰে ঢকা দৰ্জা অথবা কাপোৰকো ষ্ট্রেচার হিচাপে
ব্যৱহাৰ কৰিব পাৰি।

চাৰপাই (ৰচীৰ খাটিয়া বা খাট)কো ষ্ট্রেচার হিচাপে ব্যৱহাৰ কৰিব পাৰি।

৫.৩ ষ্ট্রেচার পৰিবাহক (Stretcher Carriage) :

দুডাল দণ্ডৰ মাজত একে উচ্চতাৰ চাৰি গৰাকী পৰিবাহকে ষ্ট্রেচার
এখন কঢ়িয়াই নিব পাৰে। ষ্ট্রেচারখন হাতেৰে অথবা কাঙ্গেৰেও কঢ়িয়াব

পাবে। বাধা নথকা সমভূমিত এইখন কঢ়িয়াবলৈ দুজন পরিবাহকেই যথেষ্ট।

৫.৪ চারিগৰাকী ষ্ট্রেচার পরিবাহকেরে উঠোৱা (Four Stretcher Bearer Loading)

আঘাতপ্রাপ্তজনৰ প্রায় ১ মি. দূৰত্বত ষ্ট্রেচাবখন ৰাখক। আঘাতপ্রাপ্তজনৰ এটাফালত তিনিজন আৰু আনটো ফালত এজন উদ্বাৰকাৰী থাকি তিনিওজনৰ আঠুৰ ওপৰত আঘাতপ্রাপ্তজনক দাঙি ধৰি তেওঁলোকৰ ফাললৈ নিব। চতুৰ্থ উদ্বাৰকাৰীজনে কম্বলেৰে সেতে ষ্ট্রেচাবখন সাজু কৰি আক্রান্তজনৰ তলত ইয়াক স্থাপন কৰিব। ইয়াৰ পিচত চারিওফালে মিলি আক্রান্তজনক ষ্ট্রেচাবখনলৈ নমাই আনিব। আক্রান্তজনৰ ভাৰসাম্যহীন অৱস্থাৰ পৰা হাত সাৰিবলৈ উদ্বাৰকাৰী কেইজনে উভয়ে একে সময়তে ষ্ট্রেচাবখন দাঙি থাকিব।



136.49

৫.৫ দুগৰাকী ষ্ট্রেচার পরিবাহকেৰে উঠোৱা (Two Stretcher Bearer Loading) :

দুগৰাকী পৰিবাহক ষ্ট্রেচাবখন সাজু কৰি আঘাতপ্রাপ্তজনৰ সমানন্তৰালকৈ ইয়াক স্থাপন কৰিব। দুয়োগৰাকী উদ্বাৰকাৰীয়ে আঘাতপ্রাপ্তজনৰ ভাৰি আৰু হাতৰ পিনে থিয় হৈ উভয়ে একেলগে আঘাতপ্রাপ্তজনক দাঙি লৈ ষ্ট্রেচাবত উঠাব।

৫.৬ আঘাতপ্রাপ্তজনক ষ্ট্রেচাবলৈ (গাড়ীলৈ) নিৰাপদে কঢ়িওৱা (Securing the Casualty to a Stretcher) :

সমতলভূমিত ষ্ট্রেচাৰেৰে সমান্তৰাল ভাৰে কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত আঘাতপ্রাপ্তজন ওপৰৰ পৰা তললৈ পিচলৈ পৰাৰ কোনো ভয় নাথাকে

যদিও অসমান অঞ্চলত পিচলি পৰাৰ পৰা হাত সাৰিবলৈ তেনেকুৱা আঘাতপ্ৰাপ্তক নিৰপদে কঢ়িওৱাৰ প্ৰয়োজন। কেতিয়াৰা কেতিয়াৰা আঘাতপ্ৰাপ্তজনক ষ্ট্ৰেচাৰেৰে সৰ্বনিষ্ঠ মহলাৰ পৰা ওপৰলৈ, ওপৰৰ মহলাৰ পৰা তললৈ অথবা ওখোৰা মোখোৰা অঞ্চলেৰে কঢ়িয়াব লগা হয়। তেনেকুৱা পৰিৱেশত ষ্ট্ৰেচাৰ পৰিবাহক কেইজনে উজুতি খোৱাৰ ফলত ষ্ট্ৰেচাৰেৰে কঢ়িওৱা আঘাতপ্ৰাপ্তজনো উজুতি খাব পাৰে। ষ্ট্ৰেচাৰখনৰ সো-মূৰ অংশৰ হেণ্ডেলডাল লঙ্গৰ যুৱলিৰে বান্ধি বচিডাল প্ৰায় এক ইঞ্জিমান পাৰ কৰি আঘাতপ্ৰাপ্তজনৰ বুকুৰ ওপৰেৰে বচিডাল এপাক ঘূৰাই ষ্ট্ৰেচাৰৰ তলেৰে পাৰ কৰি পিচলা গাঠি মাৰিব লাগে। বচিডালৰ দ্বিতীয় আৰু তৃতীয় পাকটো দেহৰ বাকী অংশত মাৰিব লাগে। তৃতীয় পাকটো আৰুৰ তলত হোৱাটো বাঞ্ছনীয়। ভৰিৰ পতা আৰু গাঠি বচীৰে নিৰাপদজনক ভাবে বান্ধিব লাগে। বচীডালৰ শেষ প্রান্তটো হেণ্ডেলৰ সৈতে বান্ধিব। এনেকুৱা কৰিলে আঘাতপ্ৰাপ্তজন ষ্ট্ৰেচাৰৰ ওপৰত নিৰাপদ হব।

আগতীয়া সাৱধানতা (Precautions) : : নিৰাপদ ভাবে বান্ধিবলৈ বচীডাল খুৰ জোৰেৰে বান্ধিব নালাগে। কাৰণ তেনেকুৱা ক্ষেত্ৰত জখম হোৱা অংশটো আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও উশাহ-নিশাহ লোৱাত বাধা জন্মাব পাৰে।

ষ্ট্ৰেচাৰখন ক্ৰমান্বয়ে ওপৰলৈ নিয়াৰ সময়ত আঘাতপ্ৰাপ্তজনৰ ভৰিৰ পতা আৰু গাঠি মজবুত ভাবে বান্ধিব লাগে।



শুনিবার পরই সেবিবার মতো। শীতল প্রাণ ক্ষেত্র চাতায় চান্দালের হাতে

পঞ্চম অধ্যায়

৫ চ্যাপ চকীচার্ম হক্কাত কর্ণাত ভঙ্গও মনুষ ভন্ডি ভুক্তাও ও ওয়েস ম্যাম। মাঝ পাই মটোক ছাঁখ ট্যাক্টে ভাসম মানিক চিক্কত পানীত ডুবা লোকৰ উদ্ধার (WATER RESCUE) :

বানপানী আৰু ঘূৰীবতাহে প্ৰতিবছৰে হেজাৰ হেজাৰ লোকৰ প্ৰাণ হানি কৰে, পানীৰ পৰা উদ্ধার সম্পৰ্কীয় দুর্যোগ হ'ল উদ্ধারকাৰীজনৰ কাৰণে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহান। উদ্ধারকাৰীসকল সাঁতোৰ আৰু ওপঞ্চ সঁজুলিবে সুসজ্জিত হ'বই লাগিব আৰু পানীত ডুবা লোকজনক উদ্ধার কৰিবৰ কাৰণে তেওঁ সাঁতোৰ বিদ্যাত পার্গত হব লাগিব। পানীত ডুবি যোৱা লোকসকলক উদ্ধার কৰিবলৈ যোৱাৰ ক্ষেত্ৰত যাতে উদ্ধারকাৰীসকলে নিজকে বিপদমুক্ত হবলৈ হলে তেওঁলোকৰ সাঁতোৰবিদ্যাৰ জ্ঞান আৰু অভ্যাস থাকিবই লাগিব।

৬.১ লাইফ জেকেটৰ ব্যৱহাৰ (Use of life Jackets) :

জলোৎস্থাবৰ কাৰণে লাইফ-জেকেট বিলাক প্ৰয়োজন। লাইফ জেকেট ব্যৱহাৰ মানে হ'ল এক উন্নত মানৰ জীৱন বৰ্ক্ষা সামগ্ৰী। এইবিধি সামগ্ৰী ব্যৱহাৰ কৰিলে উদ্ধার কাৰ্য্যত নিজকে সুৰক্ষিত বুলি বিশ্বাস জন্মায়। লাইফ জেকেট হ'ল এবিধি পানী নসৰকা কাপোৰেৰে তৈয়াৰী; ইয়াক মিহি কপাহী সৃতাৰে বোৱা হয় আৰু ইয়াৰ ওজন প্ৰায় ৪ কিলোগ্ৰাম বা ৮.৮২ পাউণ্ড। সাধাৰণতে লাইফ জেকেট জেকেটৰ দৰেই পিঙ্গা হয় আৰু জেকেটটো নিবাপদে ব্যৱহাৰ কৰিব পৰাকৈ তিনিডাল টানকৈ বন্ধা বচ্চি আছে।

উন্নতমানৰ সাঁতোৱা আৰু ওপঞ্চা সঁজুলি (Improvised Swimming and Floating Aids) :

গ্ৰামাঞ্চলত উন্নত মানৰ প্ৰস্তুত লাইফ জেকেট নাথাকিব পাৰে বা জৰুৰীকালীন সময়ত হঠাতে পোৱা কঠিন হ'ব পাৰে। সেয়ে হলেও সাঁতোৱা আৰু ওপঞ্চা সঁজুলিবোৰ স্থানীয় ভাবে পোৱা সামগ্ৰীৰে উন্নত কৰিব পৰা যায়।

৬.২ খালি টিন আৰু জাৰিকেনবোৰ (Empty Tins and Jerricanes): ওপঞ্চা সঁজুলি প্ৰস্তুত কৰাৰ কাৰণে লোৱা ব্যৱস্থাবলী (Steps for preparing floating equipment) :

- ১) ২০ লিটাৰ সামৰ্থৰ খালি টিন।
- ২) খালি টিনৰ মুখবোৰ বন্ধ কৰক।
- ৩) ৪ ফুট (১২০ ছে.মি) আকাৰৰ দুডাল বাঁহৰ টুকুৰা সংগ্ৰহ কৰক।
- ৪) টিন দুটাক ১.৫ ফুটৰ (৪৫ ছে.মি) এক ব্যৱধানত ইটোৰ পাৰ
সিটো বা উদ্ধাৰকাৰীজনৰ বুকুৰ প্ৰস্তুৰ সমান দূৰত্ব স্থাপন কৰক।
- ৫) বৰ্গক্ষেত্ৰাকাৰকৈ নাৰিকল জৰীৰে মেৰিয়াই দুঠাইত বাঁহৰ মাৰিবৈ
খালি টিনবোৰ বান্ধক আৰু ওপঞ্চা সঁজুলি বিধি প্ৰস্তুত কৰোঁতে
যিমান সন্তুষ্টি সিমান টানকৈ আতি বান্ধিব।
- ৬) ই এজন মানুহক পানীত ওপঞ্চাত সহায় কৰিব পাৰে।
উদ্ধাৰকাৰীয়ে জলোৎক্ষাৰৰ ক্ষেত্ৰত সৃত্ৰটো প্ৰয়োগ কৰিব পাৰে।

১৫ লিটার সামর্থ্যৰ খালি আৰু বায়ুপূৰ্ণ জাৰিকেনবোৰকো ওপঞ্চ সঁজুলি হিচাপে ব্যৱহাৰ কৰিব পাৰিব।

৬.৩ কাচৰ খালি বটলবোৰ (Empty glass bottles) :

- ১) ৭৫০ মি. লি সামর্থ্যৰ ৮ টা বটল সংগ্ৰহ কৰক।
- ২) বটলবোৰক বায়ুপূৰ্ণ কৰিবলৈ সিহঁতৰ মুখবোৰ পলিথিন বা পানী নসৰকা পদাৰ্থৰে বান্ধ কৰক।
- ৩) চিত্ৰত দেখুওৱাৰ দৰে ওপঞ্চ সঁজুলি প্ৰস্তুত কৰিবলৈ (Clove hitch) লং গাঁঠি আৰু বুঢ়া আঙুলিৰ গাঁঠিটোৰ জোখাৰে প্ৰতিটো বটলৰ দুঠাইত যেনে তলি অংশ আৰু ডিঙি অংশত মেৰিয়াই টানকৈ বান্ধক। ইয়ে এজন মানুহক পানীত ওপঞ্চ থাকিবলৈ সহায় কৰিব পাৰে।

৬.২.১ শুকান নাৰিকল (Dry Coconuts) :

শুকান নাৰিকল সংগ্ৰহ কৰক। উদ্ধাৰকাৰীজনৰ ওজন বাহন কৰিব পৰা অৱস্থালৈ নহালৈকে শুকান নাৰিকল গোটাই থাকক। সাঁতোৰা-সঁজুলি প্ৰস্তুত কৰিবলৈকে নাৰিকলৰ পৰা উলিওৱা আঁহেৰে সৈতে শুকান নাৰিকলবোৰ বান্ধি পেলাওঁক।

ই এজন ব্যক্তিক পানীত উপঞ্চাই বখাত সহায় কৰিব পাৰে।

৬.২.২ বাহৰ ভুঁৰ বা ভেল (Bamboo Bundles) :

১.৫ ফুটৰ পৰা ২ ফুট (৪৫ ছেন্টিমিটাৰৰ পৰা ৬০ ছেন্টিমিটাৰ) পৰ্যন্ত দীঘল বাঁহ সংগ্ৰহ কৰক। উদ্ধাৰকাৰীৰ ওজন বহন কৰিব পৰা অৱস্থালৈ নহালৈকে বাঁহ গোটাই থাকক। সাঁতোৰা সজুলি প্ৰস্তুত কৰিবলৈকে

বাঁহর টুকুবাবোৰ নাৰিকলৰ আঁহেৰে বান্ধক। এনে ধৰণৰ সাঁতোৱা সঁজুলিয়ে এজন ব্যক্তিক পানীত ওপঞ্জাই বাখিৰ পাৰে চি গীত্তাঁ

৬.২.৩ ধাতুৰ পাত্ৰ (Metal pitcher) : মাচ্যাত্তেচ লীচ চৰাক ৩.৭ দুটা ধাতুৰ পাত্ৰ সংগ্ৰহ কৰক। পলিথিন বা পানী নসৰকা কাপোৰেৰে পাত্ৰৰ মুখখন বান্ধি দিয়ক।

১.৫ ফুট (০.৫ মিটাৰ) ব্যসাৰ্দৰ ব্যবধানত বা উদ্বাৰকাৰীজনৰ প্ৰস্তুত অনুসাৰে পাত্ৰ দুটা পাতক।

এইদৰেই সাতোৰা-সঁজুলি প্ৰস্তুত হ'ব। ই এজন ব্যক্তিক পানীত ওপঞ্জি থকাত সহায় কৰিব পাৰে। পানীত পৰা সকলক উদ্বাৰ কৰিবৰ বাবে উদ্বাৰকাৰীয়ে এই পদ্ধতি গ্ৰহণ কৰিব পাৰে। ইয়াক ‘পট-ওৱাটাৰ উইং’ নামেৰেও জনা যায়।

৬.২.৪ মটৰৰ টিউব (Motor Tubes) : মাচ্যাত্তেচ ক্যার্ডিয়াচ ক্যান্সেল ভাল অৱস্থাত থকা মটৰৰ টিউব সংগ্ৰহ কৰক। টিউববোৰ জীগ, ট্ৰাক, কাৰ, বাছআদিৰ হ'ব লাগে। টিউববোৰত কোনো ছিদ্ৰ থাকিব নালাগে, টিউববোৰত বায়ু ভৰ্তি কৰক। এইদৰেই সাঁতোৱা সঁজুলি প্ৰস্তুত হ'ব।

বায়ুযুক্ত টিউবে পানীত ওপঞ্জি থকাত সহায় কৰে। পানীৰ পৰা উদ্বাৰ কৰাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি।

৬.২.৫ ৰেফ্ট (ভূৰ বা ভেল) (Raft) : মাচ্যাত্তেচ পৰ্যাপ্ত পৰিমাণে নাও পোৱাটো

সম্ভব নহয়। স্থানীয়ভাবে পোরা সামগ্ৰী ব্যৱহাৰ কৰি ভূৰ বা ভেলোৰ উন্নত কৰিব পাৰি আৰু ইয়াক (ভূৰ বা ভেল) উদ্বাৰ কাৰ্য্য আৰু সাহাৰ্যৰ কামত ব্যৱহাৰ কৰিব পাৰি।

ভাল অৱস্থাত থকা ২০০ লিটাৰ সামৰ্থ্যৰ ৪ টা খালী বেৰেল (কেৰাচিন তেলৰ বেৰেল) সংগ্ৰহ কৰক। পানী সোমাব নোৱাৰাকৈ খালী বেৰেল কেইটাৰ মুখখন টানকৈ বন্ধ কৰি দিয়ক। পানী সোমাব নোৱাৰাকৈ মুখ বাঞ্ছি বখা বেৰেল কেইটা বাহৰ ফ্ৰেম (কাঠামো) এটাৰ লগত বাঞ্ছি দিয়ক (ছৰিত দেখুওৱাৰ দৰে)। ৰেফ্টখন যাতে বছিৰে ভালকৈ বন্ধ হয় আৰু ই (ৰেফ্টখন) যাতে মজবুত হয় তাৰ প্ৰতি লক্ষ্য ৰাখক।

এখন ভূৰ বা ভেল (ৰেফ্ট)ত ৮/১০ জন লোকক নিৰাপদে কঢ়িয়াৰ পৰা যায়।

ব্ৰেষ্টলাইন (লাইপ -লাইন) Breast- Line (Life-Lines) :

জীৱন বক্ষাৰ কাৰণে জলোৎস্বাবকাৰী যি সকলে পানীৰ পৰা উদ্বাৰ কৰে আৰু লাইফগার্ডসকলে “ব্ৰেষ্টলাইন থ” কেনেকৈ কৰিব লাগে তাক অনুশীলন কৰে। “ব্ৰেষ্টলাইন থ” হ'ল জীৱন বক্ষাৰ কৌশল।। ই পানীত ডুবা সকলক সহায় কৰি পাৰে, পানীত ডুবাজনৰ জীৱনো বক্ষা কৰিব পাৰে। এই পদ্ধতিত অতিৰিক্ত সুবিধাও আছে - যেনে, যিজন ব্যক্তিয়ে লাইনটো দলিয়াই দিব তেওঁ হয়তো নাৱৰ ওপৰত ঠিয় হৈ থাকিব বা মাটিত ঠিয় হৈ থাকিব আৰু পানীত ডুব যোৱাজনক লাহে লাহে উদ্বাৰ কৰিবলৈ সক্ষম হ'ব।

ব্রেষ্টলাইন থ্রাইঙ্গের নিয়ম (Rules of Breast-Line-Throwing) :

ব্রেষ্টলাইনডাল অতি কমেও ৪০ বা পৰা ৬০ ফুট (১৬ মিটাৰৰ পৰা ২০ মিটাৰ) দীঘল, ৰচিডাল ১.৫ ইঞ্চি (৩.৫ ছেণ্টিমিটাৰ) ডাঠ হ'ব লাগে। আমি যি ধৰণে ডিচকাচ্ থ কৰো বা মাছ ধৰা জাল দলিয়াও ঠিক সেই ধৰণতে (পদ্ধতিতে) ব্রেষ্টলাইন দলিয়াব লাগে। পাৰ্থক্য হ'ল – ব্রেষ্টলাইন দলিয়াওতে আমি সম্পূৰ্ণকৈ নুঘূৰো, হাতখন মেলি দিহে ৰচিডাল দলিয়াই দিও।



ষষ্ঠ অধ্যায়

উদ্ধার সাস্জুলি (RESCUE EQUIPMENT) :

৭.১ উদ্ধারকারীর ব্যক্তিগত সাস্জুলি (Personal Equipments for Rescuer) :

হেলমেট (শিরস্থান / কঠিন বস্ত্র টুপি)

টর্চ (হাতত লৈ ফুরিব পৰা চুঙ্গা চাকি)

লাইফ লাইন (বুরিব খোজা নাও / জাহাজৰ পৰা আন জাহাজ বা পাৰলৈ দিয়া জৰি – যিডাল ধৰি মানুহে জীৱন বক্ষা কৰিব পাৰে – জীৱনবজ্ঞু)

গাম বুট (বোকাপানী খচিবলৈ পিঙ্কা ৰৱৰৰ দীঘল জোতা)

লাইফ জেকেট (পানীৰ পৰা দুৰ্গতজনক উদ্ধার কৰিবৰ বাবে পানীত ওপঞ্চি থাকিবৰ বাবে পিঙ্কা চোলা)

হইছেল (সুতুলি)

৭.২ উদ্ধারকারীৰ দলীয় সংজুলি (Team Equipments for Rescuer) :

ৰচি বা জৰি - ৩ ইঞ্চি (৭ ছেন্টিমিটাৰ) ২০০ ফুট (৬১.৫ মিটাৰ)
ব্যাসৰ

বান্ধিবলৈ ব্যৱহাৰ কৰা জৰি ১.৫ ইঞ্চি ৩.৮ ছেন্টিমিটাৰ ৪০ ফুট
(১২.৩২ মিটাৰ) দীঘল পৰিধিৰ

৬ চাচ - কর্ড - ইঞ্জি (২.৫৪ ছেন্টিমিটার)

বেলেগ বেলেগ আটি বা মুঠিবে সৈতে ঘূঁঢ়ী যন্ত্র

জখলা (কাঠ/বাঁহ)

সৰু সৰু কর্তন সঁজুলি

প্রাথমিক চিকিৎসা বাকচ

পানীত পৰা ব্যক্তিক উদ্ধাব কৰিবৰ বাবে পানীত পেলাই দিয়া,
ওপঙি থকা চকা (লাইফবয়)

চিপৰাং (ক্ৰবাৰ)

হাতুৰী

মানুহে নিবলৈ ব্যৱহাৰ কৰা চাংগী (স্ট্ৰেচাৰ)

কম্বল (ৱ্ৰংকেট)



উদ্বার কার্য্যৰ প্ৰচেষ্টা সমূহ-